



THE ASSAM GAZETTE

অসাধাৰণ

EXTRAORDINARY

প্ৰাপ্ত কৰ্তৃত্বৰ দ্বাৰা প্ৰকাশিত

PUBLISHED BY THE AUTHORITY

নং 613 দিশপুৰ, সোমবাৰ, 27 ডিচেম্বৰ, 2021, 6 পূহ, 1943 (শক)
No. 613 Dispur, Monday, 27th December, 2021, 6th Pausa, 1943 (S. E.)

GOVERNMENT OF ASSAM
ORDERS BY THE GOVERNOR
LEGISLATIVE DEPARTMENT : : : LEGISLATIVE BRANCH

NOTIFICATION

The 27th December, 2021

No. LGL.84/2017/72.- The following Ordinance which was promulgated by the Governor of Assam on 25th December, 2021 is hereby published for general information.

ASSAM ACT NO. XXXVII OF 2021

(Received the assent of the Governor on 25th December, 2021)

THE ASSAM APPROPRIATION (NO. III) ACT, 2021

AN ACT

to authorise payment and appropriation of certain further sums from and out of the Consolidated Fund of the State of Assam for the services of the Financial year, 2021-22.

Be it enacted by the Assam Legislative Assembly in the Seventy-second Year of the Republic of India as follows:-

Short title 1. This Act may be called the Assam Appropriation (No. III) Act, 2021.

Withdrawal of Rs.23597,96,82,000.00 from and out of the Consolidated Fund of the State of Assam for the financial year, 2021-22 2. From and out of the Consolidated Fund of the State of Assam there may be paid and applied sums not exceeding those specified in column (3) of the Schedule amounting in the aggregate to the sum of Rupees Twenty Three Thousand Five Hundred and Ninety Seven Crore Ninety Six Lakh Eighty Two Thousand towards defraying the several charges which will come in course of payment during the financial year 2021-22 in respect of the services specified in column (2) of the Schedule.

Appropriation 3. The sums authorised to be withdrawn from and out of the Consolidated Fund of the State of Assam by this Act shall be appropriated for the services and purposes expressed in the Schedule in relation to the said year ending on the Thirty First day of March, 2022.

THE SCHEDULE (See Sections 2 and 3)

[1] Grant No./ Appropriation	[2] Services and Purposes	[3]			
		Sums Not Exceeding			
		Voted by the Assembly	Charged on the Consolidated Fund	Total	
		Rs.	Rs.	Rs.	
C1	Public Service Commission Revenue	0.00	22500000.00	22500000.00	
C2	Head of State Revenue	0.00	4200000.00	4200000.00	
1	State Legislature	Revenue	90500000.00	0.00	90500000.00
		Capital	24000000.00	0.00	24000000.00
3	Administration of justice Revenue	186504000.00	1500000.00	188004000.00	
4	Elections Revenue	12000000.00	0.00	12000000.00	
5	Sales Tax & Other Tax Revenue	1014226000.00	0.00	1014226000.00	
6	Land Revenue Revenue	600566000.00	0.00	600566000.00	
7	Stamps and Registration Revenue	50000.00	0.00	50000.00	
9	Transport Services	Revenue	282156000.00	0.00	282156000.00
		Capital	2663270000.00	0.00	2663270000.00
10	Other Fiscal Service Revenue	28000.00	0.00	28000.00	
11	Secretariat and Attached offices Revenue	307852000.00	0.00	307852000.00	

[1] Grant No./ Appropriation	[2] Services and Purposes		[3]		
			Sums Not Exceeding		
			Voted by the Assembly	Charged on the Consolidated Fund	Total
		Rs.	Rs.	Rs.	
12	District Administration	Revenue	132121000.00	0.00	132121000.00
		Capital	80000000.00	0.00	80000000.00
13	Treasury & Accounts Administration	Revenue	14480000.00	0.00	14480000.00
		Capital	10000000.00	0.00	10000000.00
14	Police	Revenue	1500523000.00	5000000.00	1505523000.00
		Capital	500000.00	0.00	500000.00
15	Jails	Revenue	32926000.00	100000.00	33026000.00
16	Printing & Stationery	Revenue	10000000.00	0.00	10000000.00
17	Administrative and Functional Buildings	Revenue	278436000.00	0.00	278436000.00
		Capital	1330258000.00	0.00	1330258000.00
18	Fire Services	Revenue	7502000.00	0.00	7502000.00
19	Vigilance Commission & Others	Revenue	576044000.00	0.00	576044000.00
20	Other Administrative Services (Civil Defence & Home Guards)	Revenue	9773000.00	0.00	9773000.00
21	Guest Houses, Government Hostels	Revenue	35546000.00	0.00	35546000.00
22	Administrative Training	Revenue	217000.00	0.00	217000.00
23	Pension	Revenue	9568001000.00	0.00	9568001000.00
25	Miscellaneous General Services & Others	Revenue	4501114000.00	0.00	4501114000.00
		Capital	6500000000.00	0.00	6500000000.00
26	Education (Higher)	Revenue	1060040000.00	0.00	1060040000.00
27	Art & Culture	Revenue	1170326000.00	0.00	1170326000.00
		Capital	35602000.00	0.00	35602000.00
29	Medical & Public Health	Revenue	18001147000.00	0.00	18001147000.00
		Capital	5471339000.00	0.00	5471339000.00
30	Water Supply & Sanitation	Revenue	22046000.00	0.00	22046000.00
		Capital	3779120000.00	0.00	3779120000.00
31	Urban Development (Town & Country Planning)	Revenue	2818485000.00	0.00	2818485000.00
33	Residential Buildings	Revenue	26000000.00	0.00	26000000.00
		Capital	30000000.00	0.00	30000000.00
34	Urban Development (Municipal Administration)	Revenue	3812127000.00	0.00	3812127000.00
35	Information and Publicity	Revenue	129721000.00	0.00	129721000.00
36	Labour and Employment	Revenue	248879000.00	0.00	248879000.00
		Capital	5200000.00	0.00	5200000.00
37	Food Storage & Warehousing	Revenue	4860000000.00	0.00	4860000000.00
38	Welfare of SC/ST & OBC	Revenue	687802000.00	0.00	687802000.00
		Capital	11700000.00	0.00	11700000.00

[1] Grant No./ Appropriation	[2] Services and Purposes	[3]			
		Sums Not Exceeding			
		Voted by the Assembly	Charged on the Consolidated Fund	Total	
39	Social Security, Welfare and Nutrition	Revenue	5311166000.00	0.00	5311166000.00
		Capital	365000000.00	0.00	365000000.00
40	Social Security & Welfare (Freedom Fighter)	Revenue	201254000.00	0.00	201254000.00
41	Natural Calamities	Revenue	2293425000.00	0.00	2293425000.00
42	Other Social Services	Revenue	353721000.00	0.00	353721000.00
43	Co-Operation	Revenue	49537000.00	0.00	49537000.00
		Capital	45659000.00	0.00	45659000.00
44	North Eastern Council Scheme	Capital	415842000.00	0.00	415842000.00
45	Census, Survey & Statistics	Revenue	27800000.00	0.00	27800000.00
48	Agriculture	Revenue	2523036000.00	0.00	2523036000.00
		Capital	7890000.00	0.00	7890000.00
49	Irrigation	Revenue	1565386000.00	0.00	1565386000.00
50	Other Special Area Programmes	Capital	82000000.00	0.00	82000000.00
51	Soil & Water Conservation	Revenue	14900000.00	0.00	14900000.00
52	Animal Husbandry	Revenue	5000000.00	0.00	5000000.00
		Capital	10101000.00	0.00	10101000.00
53	Dairy Development	Revenue	2175000.00	0.00	2175000.00
54	Fisheries	Revenue	79452000.00	0.00	79452000.00
		Capital	4451000.00	0.00	4451000.00
55	Forestry & Wildlife	Revenue	402525000.00	0.00	402525000.00
		Capital	30000000.00	0.00	30000000.00
56	Rural Development (Panchayat)	Revenue	2016590000.00	0.00	2016590000.00
57	Rural Development	Revenue	28131916000.00	0.00	28131916000.00
58	Industries	Revenue	142961000.00	0.00	142961000.00
		Capital	48898000.00	0.00	48898000.00
59	Village & Small Industries Sericulture and Weaving	Revenue	49064000.00	0.00	49064000.00
60	Cottage Industries	Revenue	2040000.00	0.00	2040000.00
62	Power (Electricity)	Revenue	1370000000.00	0.00	1370000000.00
		Capital	83907096000.00	0.00	83907096000.00
63	Water Resources	Revenue	87161000.00	0.00	87161000.00
		Capital	1453300000.00	0.00	1453300000.00
64	Roads & Bridges	Revenue	2308537000.00	0.00	2308537000.00
		Capital	21072080000.00	0.00	21072080000.00
65	Tourism	Revenue	4203000.00	0.00	4203000.00
		Capital	63242000.00	0.00	63242000.00
66	Compensation & Assignment To Local Bodies & Panchayati Raj Institutions	Revenue	520500000.00	0.00	520500000.00

[1] Grant No./ Appropriation	[2] Services and Purposes		[3]		
			Sums Not Exceeding		
			Voted by the Assembly	Charged on the Consolidated Fund	Total
67	Horticulture	Revenue	786084000.00	0.00	786084000.00
68	Loans to Govt. Servant Etc.	Capital	9000000.00	0.00	9000000.00
69	Scientific Services & Research	Capital	1168000.00	0.00	1168000.00
70	Hill Areas	Revenue	63400000.00	0.00	63400000.00
71	Education (Elementary, Scy. Etc.)	Revenue	1776108000.00	0.00	1776108000.00
		Capital	3159706000.00	0.00	3159706000.00
73	Urban Development (GDD)	Revenue	60000000.00	0.00	60000000.00
		Capital	469550000.00	0.00	469550000.00
74	Sports & Youth Welfare	Revenue	100536000.00	0.00	100536000.00
		Capital	250000000.00	0.00	250000000.00
75	Information & Technology	Revenue	28589000.00	0.00	28589000.00
76	Karbi-Anglong Autonomous Council	Revenue	815750000.00	0.00	815750000.00
		Capital	1121525000.00	0.00	1121525000.00
77	N.C. Hills Autonomous Council	Revenue	292425000.00	0.00	292425000.00
		Capital	17983000.00	0.00	17983000.00
78	Bodoland Territorial Council	Revenue	88523000.00	0.00	88523000.00
	Total	Revenue	103470902000.00	33300000.00	103504202000.00
		Capital	132475480000.00	0.00	132475480000.00
	Grand Total		23594,63,82,000.00	3,33,00,000.00	23597,96,82,000.00

GEETANJALI DAS SAIKIA,

Secretary to the Government of Assam,
Legislative Department, Dispur, Guwahati-6.

২০২১ চনৰ ৩৭ নং অসম অধিনিয়ম
(২০২১ চনৰ ২৫ ডিচেম্বৰ তাৰিখে ৰাজ্যপালৰ সন্মতিপ্ৰাপ্তি)
অসম বিনিয়োগন (লেখানুদান নং ৩) অধিনিয়ম, ২০২১

এখন
অধিনিয়ম

২০২১-২০২২ চনৰ বিত্তীয় বছৰটোৰ সেৱাৰ বাবে অসম চৰকাৰৰ একত্ৰীকৃত নিধিৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ টকা উলিওৱাৰ আৰু প্ৰাধিকাৰ দিবৰ নিমিত্তে এখন বিধেয়ক।

ভাৰত গণৰাজ্যৰ বাসন্তৰতম বৰ্ষত তলত উল্লেখ কৰা ধৰণে অসম বিধান সভাৰ দ্বাৰা বিধিবদ্ধ কৰা হওঁক।

সংক্ষিপ্ত নাম ১/ এই অধিনিয়মখনক অসম বিনিয়োগন (নং ৩) অধিনিয়ম, ২০২১ বুলি কোৱা হ'ব।

২০২১-২০২২ চনৰ বিত্তীয় বছৰটোৰ বাবে অসম ৰাজ্যৰ একত্ৰীকৃত নিধিৰ পৰা ২/ ২০২১-২০২২ চনৰ বিত্তীয় বছৰটোৰ ভিতৰত অনুসূচীত (২) কলমত বিনিৰ্দিষ্ট কৰি দেখুওৱা সেৱাসমূহৰ সম্পৰ্কত বিভিন্ন ব্যয় বহন কৰিবলৈ অসম চৰকাৰৰ একত্ৰীকৃত নিধিৰ পৰা অনুসূচীত (৩) কলমত বিনিৰ্দিষ্ট কৰি দেখুওৱা সৰ্বমুঠ তেইশ হাজাৰ পাঁচশ সাতানকৈ কোটি ছয়ানকৈ লাখ বিৰাশী হাজাৰ টকা উলিয়াব আৰু বিনিয়োগ কৰিব পাৰিব।
২৩৫২৭,২৬,৮২,০০০.০০
টকা উলিয়াবৰ বাবে।

বিনিয়োগন ৩/ এই অধিনিয়মৰ দ্বাৰা অসম ৰাজ্যৰ একত্ৰীকৃত নিধিৰ পৰা উলিয়াবলৈ প্ৰাধিকাৰ দিয়া টকা ২০২২ চনৰ ৩১ মাৰ্চত শেষ হ'বলগীয়া বছৰটোৰ সম্পৰ্কত অনুসূচীত দেখুওৱা সেৱাসমূহ আৰু উদ্দেশ্যৱলীৰ বাবে বিনিয়োগন কৰা হ'ব।

অনুসূচী

ধাৰা ২ ও ৩ চহুৱা

(১) মঞ্জুৰী নং/ বিনিয়োগন	(২) সেৱা আৰু উদ্দেশ্যৱলী	(৩). সৰ্বোচ্চ টকাৰ পৰিমাণ		
		বিধান সভাৰ দ্বাৰা গৃহীত	একত্ৰীকৃত নিধিৰ ওপৰত ধাৰ্য্য	মুঠ
		টকা	টকা	টকা
C1	লোকসেৱা আয়োগ ৰাজহ	০.০০	২২৫০০০০০.০০	২২৫০০০০০.০০
C2	ৰাজ্যিক মুৰব্বী ৰাজহ	০.০০	৪২০০০০০.০০	৪২০০০০০.০০
১	ৰাজ্যিক বিধানমণ্ডল মূলধন	২০৫০০০০০.০০	০.০০	২০৫০০০০০.০০
		২৪০০০০০০.০০	০.০০	২৪০০০০০০.০০
৩	ন্যায় প্ৰশাসন ৰাজহ	১৮৬৫০৪০০০.০০	১৫০০০০০.০০	১৮৮০০৪০০০.০০
৪	নিৰ্বাচন ৰাজহ	১২০০০০০০.০০	০.০০	১২০০০০০০.০০
৫	বিক্ৰীকৰ আৰু অন্যান্য কৰ ৰাজহ	১০১৪২২৬০০০.০০	০.০০	১০১৪২২৬০০০.০০
৬	ভূমি ৰাজহ ৰাজহ	৬০০৫৬৬০০০.০০	০.০০	৬০০৫৬৬০০০.০০
৭	টিকট আৰু পৰীয়া ৰাজহ	৫০০০০.০০	০.০০	৫০০০০.০০
৯	পৰিবহন সেৱা মূলধন	২৮২১৫৬০০০.০০	০.০০	২৮২১৫৬০০০.০০
		২৬৬৩২৭০০০০.০০	০.০০	২৬৬৩২৭০০০০.০০
১০	অন্যান্য অৰ্থনৈতিক সেৱা ৰাজহ	২৮০০০.০০	০.০০	২৮০০০.০০
১১	সচিবালয় আৰু সংলগ্ন কাৰ্যালয়সমূহ ৰাজহ	৩০৭৮৫২০০০.০০	০.০০	৩০৭৮৫২০০০.০০
১২	জিলা প্ৰশাসন মূলধন	১৩২১২১০০০.০০	০.০০	১৩২১২১০০০.০০
		৮০০০০০০০.০০	০.০০	৮০০০০০০০.০০

(১) মন্তব্যী নং বিনিয়োগ	(২) সেৱা আৰু উদ্দেশ্যস্বৰূপী	(৩) সৰ্বোচ্চ টকাৰ পৰিমাণ			
		বিধান সভাৰ দ্বাৰা গৃহীত	একগ্ৰীকৃত নিধিৰ ওপৰত ধাৰ্য্য	মুঠ	
		টকা	টকা	টকা	
১৩	কোষাগাৰ আৰু হিচাপ প্ৰশাসন	ৰাজহ	১৪৪৮০০০০.০০	০.০০	১৪৪৮০০০০.০০
		মূলধন	১০০০০০০০.০০	০.০০	১০০০০০০০.০০
১৪	আৰক্ষী	ৰাজহ	১৫০০৫২৩০০০.০০	৫০০০০০০.০০	১৫০০৫২৩০০০.০০
		মূলধন	৫০০০০০.০০	০.০০	৫০০০০০.০০
১৫	কাৰাগাৰ	ৰাজহ	৩২২২৬০০০.০০	১০০০০০.০০	৩৩২২৬০০০.০০
১৬	মুদ্ৰণ আৰু লেখন	ৰাজহ	১০০০০০০০.০০	০.০০	১০০০০০০০.০০
১৭	প্ৰশাসনীয় আৰু কাৰ্যালয় ভৱন	ৰাজহ	২৭৮৪৩৬০০০.০০	০.০০	২৭৮৪৩৬০০০.০০
		মূলধন	১৩৩০২৫৮০০০.০০	০.০০	১৩৩০২৫৮০০০.০০
১৮	অগ্নিনিৰ্বাপক সেৱা	ৰাজহ	৭৫০২০০০.০০	০.০০	৭৫০২০০০.০০
১৯	নিৰীক্ষণ আয়োগ আৰু অন্যান্য	ৰাজহ	৫৭৬০৪৪০০০.০০	০.০০	৫৭৬০৪৪০০০.০০
২০	অন্যান্য প্ৰশাসনীয় সেৱা (অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী)	ৰাজহ	৯৭৭৩০০০.০০	০.০০	৯৭৭৩০০০.০০
২১	অতিথিশালা, চৰকাৰী নিবাস	ৰাজহ	৩৫৫৪৬০০০.০০	০.০০	৩৫৫৪৬০০০.০০
২২	প্ৰশাসনীয় প্ৰশিক্ষণ	ৰাজহ	২১৭০০০.০০	০.০০	২১৭০০০.০০
২৩	অৱসৰ	ৰাজহ	৯৫৬৮০০১০০০.০০	০.০০	৯৫৬৮০০১০০০.০০
২৫	অন্যান্য সাধাৰণ সেৱা	ৰাজহ	৪৫০১১১৪০০০.০০	০.০০	৪৫০১১১৪০০০.০০
		মূলধন	৬৫০০০০০০০.০০	০.০০	৬৫০০০০০০০.০০
২৬	উচ্চ শিক্ষা	ৰাজহ	১০৬০০৪০০০০.০০	০.০০	১০৬০০৪০০০০.০০
২৭	কলা আৰু সংস্কৃতি	ৰাজহ	১১৭০৩২৬০০০.০০	০.০০	১১৭০৩২৬০০০.০০
		মূলধন	৩৫৬০২০০০.০০	০.০০	৩৫৬০২০০০.০০
২৯	চিকিৎসা আৰু জনস্বাস্থ্য	ৰাজহ	১৮০০১১৪৭০০০.০০	০.০০	১৮০০১১৪৭০০০.০০
		মূলধন	৫৪৭১৩৩৯০০০.০০	০.০০	৫৪৭১৩৩৯০০০.০০
৩০	পানীযোগান আৰু অনাময়	ৰাজহ	২২০৪৬০০০.০০	০.০০	২২০৪৬০০০.০০
		মূলধন	৩৭৭৯১২০০০০.০০	০.০০	৩৭৭৯১২০০০০.০০
৩১	নগৰ উন্নয়ন	ৰাজহ	২৮১৮৪৮৫০০০.০০	০.০০	২৮১৮৪৮৫০০০.০০
৩৩	আৱাস গৃহ	ৰাজহ	২৬০০০০০০.০০	০.০০	২৬০০০০০০.০০
		মূলধন	৩০০০০০০০.০০	০.০০	৩০০০০০০০.০০
৩৪	নগৰ উন্নয়ন (দৌৰ প্ৰশাসন)	ৰাজহ	৩৮১২১২৭০০০.০০	০.০০	৩৮১২১২৭০০০.০০
৩৫	তথ্য আৰু জনসংযোগ	ৰাজহ	১২৯৭২১০০০.০০	০.০০	১২৯৭২১০০০.০০
৩৬	শ্ৰম আৰু নিয়োগ	ৰাজহ	২৪৮৮৭৯০০০.০০	০.০০	২৪৮৮৭৯০০০.০০
		মূলধন	৫২০০০০০.০০	০.০০	৫২০০০০০.০০
৩৭	খাদ্য, তঁড়াল আৰু পণ্যাগাৰ	ৰাজহ	৪৮৬০০০০০০০.০০	০.০০	৪৮৬০০০০০০০.০০
৩৮	অনুসূচিত জাতি/জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ	ৰাজহ	৬৮৭৮০২০০০.০০	০.০০	৬৮৭৮০২০০০.০০
		মূলধন	১১৭০০০০০.০০	০.০০	১১৭০০০০০.০০
৩৯	সামাজিক নিৰাপত্তা, কল্যাণ আৰু পোষণ	ৰাজহ	৫৩১১১৬৬০০০.০০	০.০০	৫৩১১১৬৬০০০.০০
		মূলধন	৩৬৫০০০০০০.০০	০.০০	৩৬৫০০০০০০.০০
৪০	সামাজিক নিৰাপত্তা আৰু কল্যাণ (মুক্তিযোদ্ধা)	ৰাজহ	২০১২৫৪০০০.০০	০.০০	২০১২৫৪০০০.০০
৪১	প্ৰাকৃতিক দূৰ্যোগ	ৰাজহ	২২৯৩৪২৫০০০.০০	০.০০	২২৯৩৪২৫০০০.০০

(১) মঞ্জুৰী নং/ বিনিয়োগ	(২) সেৱা আৰু উদ্দেশ্যাবলী		(৩) সৰ্ব্বোচ্চ টকাৰ পৰিমাণ		
			বিধান সভাৰ দ্বাৰা গৃহীত	একগ্ৰীকৃত নিধিৰ ওপৰত ধাৰ্য্য	মুঠ
			টকা	টকা	টকা
৪২	অন্যান্য সামাজিক সেৱাসমূহ	ৰাজহ	৩৫৩৭২১০০০.০০	০.০০	৩৫৩৭২১০০০.০০
৪৩	সমবায়	ৰাজহ	৪২৫৩৭০০০.০০	০.০০	৪২৫৩৭০০০.০০
		মূলধন	৪৫৬৫২০০০.০০	০.০০	৪৫৬৫২০০০.০০
৪৪	উত্তৰ পূব পৰিষদ আঁচনি	মূলধন	০.০০	০.০০	৪১৫৮৪২০০০.০০
৪৫	লোকপিয়ল, জৰীপ আৰু পৰিসংখ্যা	ৰাজহ	২৭৮০০০০০.০০	০.০০	২৭৮০০০০০.০০
৪৬	কৃষি	ৰাজহ	২৫২৩০৩৬০০০.০০	০.০০	২৫২৩০৩৬০০০.০০
		মূলধন	৭৮২০০০০.০০	০.০০	৭৮২০০০০.০০
৪৭	জলসিঞ্চন	ৰাজহ	১৫৬৫৩৮৬০০০.০০	০.০০	১৫৬৫৩৮৬০০০.০০
৫০	অন্যান্য বিশেষ এলেকা আঁচনি	মূলধন	০.০০	০.০০	৮২০০০০০০.০০
৫১	ভূমি আৰু জল সংৰক্ষন	ৰাজহ	১৪২০০০০০.০০	০.০০	১৪২০০০০০.০০
৫২	পশুপালন	ৰাজহ	৫০০০০০০.০০	০.০০	৫০০০০০০.০০
		মূলধন	১০১০১০০০.০০	০.০০	১০১০১০০০.০০
৫৩	দুগ্ধ উন্নয়ন	ৰাজহ	২১৭৫০০০.০০	০.০০	২১৭৫০০০.০০
৫৪	মীনমহল	ৰাজহ	৭২৪৫২০০০.০০	০.০০	৭২৪৫২০০০.০০
		মূলধন	৪৪৫১০০০.০০	০.০০	৪৪৫১০০০.০০
৫৫	বনানীকৰন আৰু বন্যপ্ৰাণী	ৰাজহ	৪০২৫২৫০০০.০০	০.০০	৪০২৫২৫০০০.০০
		মূলধন	৩০০০০০০০.০০	০.০০	৩০০০০০০০.০০
৫৬	গ্রামোন্নয়ন (পঞ্চায়ত)	ৰাজহ	২০১৬৫২০০০০.০০	০.০০	২০১৬৫২০০০০.০০
৫৭	গ্রামোন্নয়ন	ৰাজহ	২৮১৩১২১৬০০০.০০	০.০০	২৮১৩১২১৬০০০.০০
৫৮	উদ্যোগ	ৰাজহ	১৪২২৬১০০০.০০	০.০০	১৪২২৬১০০০.০০
		মূলধন	৪৮৮২৮০০০.০০	০.০০	৪৮৮২৮০০০.০০
৫৯	ৰেচম আৰু বয়ন	ৰাজহ	৪২০৬৪০০০.০০	০.০০	৪২০৬৪০০০.০০
৬০	কুটিৰ শিল্প	ৰাজহ	২০৪০০০০.০০	০.০০	২০৪০০০০.০০
৬১	শক্তি (বিদ্যুৎ)	ৰাজহ	১৩৭০০০০০০.০০	০.০০	১৩৭০০০০০০.০০
		মূলধন	৮৩২০৭০২৬০০০.০০	০.০০	৮৩২০৭০২৬০০০.০০
৬৩	জলসম্পদ	ৰাজহ	৮৭১৬১০০০.০০	০.০০	৮৭১৬১০০০.০০
		মূলধন	১৪৫৩৩০০০০.০০	০.০০	১৪৫৩৩০০০০.০০
৬৪	পথ আৰু দলং	ৰাজহ	২৩০৮৫৩৭০০০.০০	০.০০	২৩০৮৫৩৭০০০.০০
		মূলধন	২১০৭২০৮০০০০.০০	০.০০	২১০৭২০৮০০০০.০০
৬৫	পৰ্যটন	ৰাজহ	৪২০৩০০০.০০	০.০০	৪২০৩০০০.০০
		মূলধন	৬৩২৪২০০০.০০	০.০০	৬৩২৪২০০০.০০
৬৬	স্থানীয় নিকায় আৰু পঞ্চায়তীৰাজ সংস্থাসমূহলৈ ঋতিপূৰণ	ৰাজহ	৫২০৫০০০০০.০০	০.০০	৫২০৫০০০০০.০০
৬৭	উদ্যান শস্য	ৰাজহ	৭৮৬০৮৪০০০.০০	০.০০	৭৮৬০৮৪০০০.০০
৬৮	চৰকাৰী চাকৰিয়াললৈ ঋণ, অগ্ৰিম ইত্যাদি	মূলধন	০.০০	০.০০	২০০০০০০.০০
৬৯	বৈজ্ঞানিক সেৱা আৰু গৱেষণা	মূলধন	০.০০	০.০০	১১৬৮০০০.০০
৭০	পাৰ্বত্য অঞ্চল	ৰাজহ	৬৩৪০০০০০.০০	০.০০	৬৩৪০০০০০.০০

(১) মন্তব্যী নং/ বিনিয়োগন	(২) সেৱা আৰু উদ্দেশ্য্যৱনী	(৩). সৰ্ব্বোচ্চ টকাৰ পৰিমাণ			
		বিধান সভাৰ দ্বাৰা গৃহীত	একত্ৰীকৃত নিধিৰ ওপৰত ধাৰ্য্য	মুঠ	
		টকা	টকা	টকা	
৭১	শিক্ষা	ৰাজহ	১৭৭৬১০৮০০০.০০	০.০০	১৭৭৬১০৮০০০.০০
		মূলধন	৩১৫২৭০৬০০০.০০	০.০০	৩১৫২৭০৬০০০.০০
৭৩	নগৰ উন্নয়ন (গুৱাহাটী উন্নয়ন বিভাগ)	ৰাজহ	৬০০০০০০০.০০	০.০০	৬০০০০০০০.০০
		মূলধন	৪৬২৫৫০০০০.০০	০.০০	৪৬২৫৫০০০০.০০
৭৪	ক্রীড়া আৰু যুৱ কল্যাণ	ৰাজহ	১০০৫৩৬০০০.০০	০.০০	১০০৫৩৬০০০.০০
		মূলধন	২৫০০০০০০.০০	০.০০	২৫০০০০০০.০০
৭৫	তথ্য আৰু প্ৰযুক্তি	ৰাজহ	২৮৫৮২০০০.০০	০.০০	২৮৫৮২০০০.০০
৭৬	কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ	ৰাজহ	৮১৫৭৫০০০০.০০	০.০০	৮১৫৭৫০০০০.০০
		মূলধন	১১২১৫২৫০০০.০০	০.০০	১১২১৫২৫০০০.০০
৭৭	ডিমা হাছাও স্বায়ত্বশাসিত পৰিষদ	ৰাজহ	২২২৪২৫০০০.০০	০.০০	২২২৪২৫০০০.০০
		মূলধন	১৭২৮৩০০০.০০	০.০০	১৭২৮৩০০০.০০
৭৮	বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চল	ৰাজহ	৮৮৫২৩০০০.০০	০.০০	৮৮৫২৩০০০.০০
মুঠ	মুঠ	ৰাজহ	১০৩৪৭০২০২০০০.০০	৩৩৩০০০০০.০০	১০৩৫০৪২০২০০০.০০
		মূলধন	১৩২৪৭৫৪৮০০০০.০০	০.০০	১৩২৪৭৫৪৮০০০০.০০
মন্তব্যী মুঠ			২৩৫২৪,৬৩,৮২,০০০.০০	৩,৩৩,০০,০০০.০০	২৩৫২৭,৯৬,৮২,০০০.০০

গীতাজলী দাস শইকীয়া,
সচিব,
বিধান বিভাগ, দিশপুৰ।